পৰ্ণগ্ৰাফী, হস্তমৈথুন আৰু অন্যান্য যৌন পাপ

চোৱা, মই কেৱল এইটোৱেই পালোঁ যে ঈশ্বৰে মানুহক ধাৰ্মিক কৰি তুলিছে; কিন্তু তেওঁলোকে বহুতো উদ্ভাৱন বিচাৰিছে।
উপদেশক ৭:২৯

পৰিচয়

প্ৰশ্ন: কিমান বয়সত আমি ল’ৰা-ছোৱালীক যৌন পাপৰ বিষয়ে শিকাবলৈ আৰম্ভ কৰিব লাগে?
উত্তৰঃ তেওঁলোকে মূৰ্খ আচৰণৰ কাম কৰাৰ লগে লগে। বয়স ১৮ বা ১৩ বছৰ বহুত দেৰি...বহুত দেৰি। এজন প্ৰাপ্তবয়স্কই কৰা সকলো যৌন পাপ (আচলতে সকলো পাপ) সেইবোৰেই হৈছে যিবোৰক মাত্ৰ শিশু অৱস্থাত শিকোৱা, শুধৰোৱা আৰু অনুশাসন দিয়া হোৱা নাছিল। যদি আপুনি আপোনাৰ সন্তানক যৌন সম্পৰ্কৰ বিষয়ে শিকাব নোৱাৰে তেন্তে কিবা এটা বা আন কোনোবাই শিকাব। পৰ্ণগ্ৰাফীয়ে কৰিব। আৰু আপুনি সেইটো নিবিচাৰে। আপুনি সেইটো নিবিচাৰে!

শিশুৰ হৃদয়ত মূৰ্খামি বান্ধ খাই থাকে... হিতোপদেশ ২২:১৫

যৌন পাপ মূৰ্খামি। মূৰ্খামি বেয়া। বেয়াৰ মূল হ’ল টকাৰ প্ৰেম। গতিকে যৌন পাপ আৰু সকলো মূৰ্খামিৰ মূল হ’ল ধনৰ প্ৰতিও প্ৰেম।

কিয়নো ধনৰ প্ৰতি প্ৰেম সকলো বেয়াৰ মূল... ১ তীমথিয় ৬:১০

কিয়নো সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা আঁতৰি গৈছে; ৰোমীয়া ৩:২৩

কিয়নো যি কোনোৱে গোটেই বিধান পালন কৰি একেটা কথাতে অপৰাধ কৰে, তেওঁ সকলোৰে দোষী। James 2:10

মানুহৰ দৃষ্টিত শিশুৱে এতিয়াও যৌন পাপ যেনে হস্তমৈথুন, ব্যভিচাৰ, ব্যভিচাৰ, বেশ্যাবৃত্তি আদিৰ বাবে দোষী নহয়।কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ দোষী যিহেতু তেওঁ ইতিমধ্যে মূৰ্খ আচৰণ কৰিছিল। বয়স নিৰ্বিশেষে যদি কোনো ব্যক্তিয়ে এটা বিষয়ত ঈশ্বৰৰ বিধানক অপমান কৰে, তেন্তে তেওঁ ইতিমধ্যে সকলোৰে দোষী। সেইবাবেই আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ সৈতে এটা শিশুক চিনাকি কৰাই দিয়াটো কেতিয়াও সোনকালে নহয়, যিজন পাপহীন ঈশ্বৰৰ পুত্ৰ যিয়ে সমগ্ৰ বিধান পূৰণ কৰিছিল। তেওঁ সকলো বিষয়তে (যৌন পাপকে ধৰি) পৰীক্ষা কৰা হৈছিল, তথাপিও পাপ নাছিল (ইব্ৰী ৪:১৫)। তেওঁ সৰ্বকালৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ।

চোৱা, সন্তান যিহোৱাৰ উত্তৰাধিকাৰ, আৰু গৰ্ভৰ ফল তেওঁৰ পুৰস্কাৰ। Psalm 127:3

যি জনে নিজৰ লাখুটি ত্যাগ কৰে, তেওঁ নিজৰ পুত্ৰক ঘৃণা কৰে; হিতোপদেশ ১৩:২৪

যিহোৱাৰ ভয়ত দৃঢ় বিশ্বাস আছে, আৰু তেওঁৰ সন্তানসকলে আশ্ৰয়স্থল পাব। হিতোপদেশ ১৪:২৬

আশা থাকোঁতে তোমাৰ পুত্ৰক শাস্তি দিয়া, আৰু তোমাৰ আত্মাই তেওঁৰ কান্দোনত ক্ষমা নকৰিবা। হিতোপদেশ ১৯:১৮

শিশুক যাবলগীয়া বাটত প্ৰশিক্ষণ দিয়া, আৰু যেতিয়া তেওঁ বৃদ্ধ হ’ব, তেতিয়া তেওঁ তাৰ পৰা আঁতৰি

নাযায়। শিশুৰ হৃদয়ত মূৰ্খামি বান্ধ খাই থাকে; কিন্তু সংশোধনৰ দণ্ডই তেওঁক তেওঁৰ পৰা বহু দূৰলৈ খেদি পঠিয়াব। হিতোপদেশ ২২:৬,১৫

শিশুৰ পৰা শুধৰণি বন্ধ নকৰিবা, কিয়নো আপুনি যদি তেওঁক লাখুটিৰে প্ৰহাৰ কৰে, তেন্তে তেওঁৰ মৃত্যু নহ'ব। তুমি তেওঁক লাখুটিৰে প্ৰহাৰ কৰিবা আৰু তেওঁৰ প্ৰাণক নৰকৰ পৰা উদ্ধাৰ কৰিবা। হিতোপদেশ ২৩:১৩-১৪

দণ্ড আৰু তিৰস্কাৰে জ্ঞান দিয়ে, কিন্তু নিজৰ বাবে এৰি দিয়া শিশুৱে নিজৰ মাকক লজ্জিত কৰে। তোমাৰ পুত্ৰক শুধৰোৱা, তেওঁ তোমাক বিশ্ৰাম দিব; হয়, তেওঁ তোমাৰ আত্মাক আনন্দ দিব। হিতোপদেশ ২৯:১৫,১৭

আৰু তোমাৰ সকলো সন্তানক যিহোৱাৰ পৰা শিকোৱা হ'ব; আৰু তোমাৰ সন্তানসকলৰ শান্তি মহান হ'ব।" Isaiah 54:13

আপোনাৰ পুত্ৰক শাস্তি দিয়া আৰু তেওঁক পৰিশ্ৰম কৰা, যাতে তেওঁৰ অশ্লীল আচৰণ আপোনাৰ বাবে অপৰাধ নহয়। উপদেশক ৩০:১৩

পৰ্ণগ্ৰাফী

- যৌন অংগ বা কাৰ্যকলাপৰ স্পষ্ট বৰ্ণনা বা প্ৰদৰ্শন থকা ছপা বা দৃশ্যমান সামগ্ৰী, নান্দনিক বা আৱেগিক অনুভূতিৰ পৰিৱৰ্তে কামুক উদ্দীপিত কৰাৰ উদ্দেশ্যেৰে
হস্তমৈথুন - যৌন আনন্দৰ বাবে হাতেৰে যৌনাংগক উদ্দীপিত কৰা
Voyeurism বা হৃদয়ত ব্যভিচাৰ - আনক উলংগ বা দেখাৰ পৰা যৌন আনন্দ লাভ কৰাৰ অভ্যাস যৌন কাৰ্য্যকলাপত লিপ্ত
ব্যভিচাৰ - ইজনে সিজনৰ লগত বিবাহিত নোহোৱা লোকৰ মাজত যৌন সম্পৰ্ক
ব্যভিচাৰ - বিবাহিত ব্যক্তি আৰু তেওঁৰ পত্নী নহয় ব্যক্তিৰ মাজত স্বেচ্ছামূলক যৌন সম্পৰ্ক
বেশ্যাবৃত্তি -
ধনৰ বাবে কাৰোবাৰ সৈতে যৌন কাৰ্য্যকলাপত লিপ্ত হোৱাৰ প্ৰথা বা বৃত্তি
lust
Debauchery - শাৰীৰিক সুখ আৰু বিশেষকৈ যৌন সুখত অত্যন্ত ভোগ; যৌনতা, ড্ৰাগছ, মদ আদিৰ সৈতে জড়িত আচৰণ যিটোক প্ৰায়ে অনৈতিক বুলি গণ্য কৰা হয়
Lasciviousness - এটা কামুক বা অশ্লীল গুণ; যৌন ইচ্ছা জগাই তোলাৰ গুণ
অশ্লীলতা - অশ্লীলতা বা অশ্লীলতা; অশ্লীল যৌন চৰিত্ৰ বা আচৰণ
অশ্লীলতা - বহুতো যৌন সঙ্গী থকা বা জড়িত হোৱা; এজন যৌন সঙ্গী বা কম যৌন সঙ্গীৰ মাজত সীমাবদ্ধ নহয়
সমকামিতা (LGBTQIA+) - সমলিংগ বা লিংগৰ সদস্যৰ মাজত যৌন আকৰ্ষণ, ৰোমান্টিক আকৰ্ষণ বা যৌন
আচৰণ পিতৃ-মাতৃ, সন্তান, ভাই-ভনী বা নাতি-নাতিনীৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ অপৰাধ
ধৰ্ষণ - তেওঁলোকৰ সন্মতি অবিহনে কোনো ব্যক্তিৰ বিৰুদ্ধে যৌন সম্পৰ্ক বা অন্যান্য ধৰণৰ যৌন অনুপ্ৰৱেশৰ সৈতে জড়িত এক ধৰণৰ যৌন নিৰ্যাতন
Gang bang - এজন ব্যক্তিক একেৰাহে ধৰ্ষণ কৰা; যৌন সম্পৰ্ক
- ব্যক্তি আৰু প্ৰাণীৰ মাজত যৌন সম্পৰ্ক
পেৰাফিলিয়া - অস্বাভাৱিক যৌন ইচ্ছাৰ দ্বাৰা চিহ্নিত অৱস্থা, সাধাৰণতে চৰম বা বিপজ্জনক

কাৰ্য্যকলাপৰ সৈতে জড়িত
ছডোমি - পায়ু বা মৌখিক সংগমৰ সৈতে জড়িত যৌন সম্পৰ্ক; জুফিলিয়া
- অমানৱীয় প্ৰাণীৰ প্ৰতি মানুহৰ যৌন আকৰ্ষণ, য'ত প্ৰাণীটোৰ বিষয়ে যৌন কল্পনাৰ অভিজ্ঞতা বা ইয়াৰ সৈতে প্ৰকৃত যৌন সংস্পৰ্শৰ পিছত লগাটো জড়িত হ'ব পাৰে
গ্ৰুপ চেক্স - একে সময়তে একাধিক সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ প্ৰথা; পূৰ্ব। থ্ৰীছাম
অৰ্গি - অত্যধিক মদ্যপান আৰু নিৰ্বিচাৰ যৌন কাৰ্য্যকলাপৰ দ্বাৰা চিহ্নিত বন্য দল
দোলন - গোটৰ ভিতৰত গ্ৰুপ চেক্স বা গোটৰ ভিতৰত যৌন সঙ্গী বিনিময় কৰাৰ প্ৰথা, বিশেষকৈ অভ্যাসগত ভিত্তিত
প্ৰদৰ্শনীবাদ - নিজৰ যৌনাংগ বা অন্যান্য অন্তৰংগ শৰীৰৰ অংগ প্ৰদৰ্শন কৰিবলৈ বা ৰাজহুৱাভাৱে যৌন আচৰণ কৰিবলৈ বাধ্যতা
Fetishism - যৌন আচৰণৰ এটা প্ৰকাৰ য'ত সন্তুষ্টি হয় যৌন অংগৰ বাহিৰেও কোনো বিশেষ বস্তু বা কাৰ্য্যকলাপ বা শৰীৰৰ কোনো অংশৰ সৈতে দৃঢ়ভাৱে জড়িত
ফ্ৰ'ট্যুৰিজম - তেওঁলোকৰ সন্মতি অবিহনে আন ব্যক্তিৰ যৌনাংগ স্পৰ্শ বা ঘঁহি যৌন আনন্দ লাভ কৰা বা অৰ্গাজমত উপনীত হোৱা
মেচ'চিজম - নিজৰ বিষ বা অপমানৰ পৰা আনন্দ, বিশেষকৈ যৌন সন্তুষ্টি লাভ কৰাৰ প্ৰৱণতা
- আনৰ ওপৰত যন্ত্ৰণা, দুখ বা অপমান দিয়াৰ পৰা আনন্দ, বিশেষকৈ যৌন সন্তুষ্টি লাভ কৰাৰ প্ৰৱণতা

পদ

আৰু সেই নপুংসক ধন্য, যিজনে নিজৰ হাতেৰে ঈশ্বৰৰ বিৰুদ্ধে কোনো অপৰাধ কৰা নাই, আৰু দুষ্ট কামৰ কল্পনাও কৰা নাই; চলোমনৰ জ্ঞান ৩:১৪

যিহোৱাৰ চকু সকলো ঠাইতে আছে, বেয়া আৰু ভালক দেখে। হিতোপদেশ ১৫:৩

তোমালোকে শুনিছা যে পুৰণি কালৰ লোকসকলে কৈছিল, তুমি ব্যভিচাৰ নকৰিবা; আৰু যদি তোমাৰ সোঁ চকুৰে তোমাক অপৰাধ কৰে, তেন্তে তাক উলিয়াই তোমাৰ পৰা পেলাই দিবা, কিয়নো তোমাৰ গোটেই শৰীৰটো নৰকলৈ পেলোৱাটো নহয়, তোমাৰ এটা অংগ বিনষ্ট হোৱাটো তোমাৰ বাবে লাভজনক। আৰু যদি তোমাৰ সোঁহাতখনে তোমাক অপৰাধ কৰে, তেন্তে তাক কাটি পেলাওক, কিয়নো তোমাৰ এটা অংগ বিনষ্ট হোৱাটো তোমাৰ বাবে লাভজনক, কিন্তু তোমাৰ গোটেই শৰীৰটো নৰকলৈ পেলোৱাটো নহয়। মথি ৫:২৭-৩০

আৰু অন্ধকাৰৰ অফল কৰ্মৰ লগত সঙ্গতি নকৰিবা, বৰঞ্চ সেইবোৰক তিৰস্কাৰ কৰা। কিয়নো তেওঁলোকৰ বিষয়ে গোপনে কৰা কামবোৰৰ কথা কোৱাটোও লজ্জাজনক। কিন্তু তিৰস্কাৰ কৰা সকলো বস্তু পোহৰৰ দ্বাৰাই প্ৰকাশ কৰা হয়;
ইফিচীয়া ৫:১১-১৩ পদ

এতেকে তোমালোকৰ পৃথিবীত থকা অংগ-প্ৰত্যংগবোৰক নিধন কৰা; ব্যভিচাৰ, অশুচিতা, অত্যধিক মৰম, দুষ্ট লোভ আৰু লোভ, যিটো হৈছে মূৰ্তিপূজা, যাৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্য সন্তানসকলৰ ওপৰত আহে

। হিতোপদেশ ১৬:৬

ধাৰ্মিকতাই জাতিটোক উন্নীত কৰে, কিন্তু পাপ যিকোনো জাতিৰ বাবে অপমান। হিতোপদেশ ১৪:৩৪

তুমি ব্যভিচাৰ নকৰিবা। Exodus 20:14

তুমি নাৰীজাতিৰ দৰে মানুহৰ লগত শুব নালাগে, ই ঘৃণনীয়। আৰু কোনো জন্তুৰ লগত নিজকে অশুচি কৰিবলৈ শুৱাই নাযাবা, আৰু কোনো নাৰীয়ে পশুৰ আগত শুবলৈ থিয় নহ'ব; লেবীয়া পুস্তক ১৮:২২-২৩

এই কাৰণে ঈশ্বৰে তেওঁলোকক কুৎসিত মৰমত সমৰ্পণ কৰিলে, কিয়নো তেওঁলোকৰ মহিলাসকলেও স্বাভাৱিক ব্যৱহাৰক প্ৰকৃতিৰ বিৰুদ্ধে সলনি কৰিলে; মানুহৰ লগত মানুহৰ লগত অশুভ কাম কৰা, আৰু নিজৰ ভুলৰ সেই প্ৰতিদান নিজৰ মাজত লাভ কৰা। ৰোমীয়া ১:২৬-২৭ পদ

অধাৰ্মিকসকলে যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ'ব, সেই কথা তোমালোকে নাজানানে? প্ৰতাৰিত নহ'ব, ব্যভিচাৰী, মূৰ্তিপূজক, ব্যভিচাৰী, নাৰীসুলভ, মানৱজাতিৰ লগত নিজকে অপব্যৱহাৰ কৰা, চোৰ, লোভী, মদ্যপায়ী, নিন্দাকাৰী, ধনদাতাই ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী নহ'ব। ১ কৰিন্থীয়া ৬:৯-১০

ব্যভিচাৰৰ পৰা পলায়ন কৰা। মানুহে কৰা প্ৰতিটো পাপ শৰীৰৰ বাহিৰত; কিন্তু যি জনে ব্যভিচাৰ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। কি? তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ পৰা তোমালোকৰ মাজত থকা পবিত্ৰ আত্মাৰ মন্দিৰ, আৰু তোমালোক নিজৰ নহয় বুলি জানানে? কিয়নো তোমালোক মূল্য দি কিনা হ'ল; ১ কৰিন্থীয়া ৬:১৮-২০

দুষ্টৰ পথত নাযাবা, আৰু দুষ্ট মানুহৰ বাটত নাযাবা। ইয়াক এৰাই চলিব, ইয়াৰ কাষেৰে পাৰ নহ'ব, ইয়াৰ পৰা ঘূৰি যাওক আৰু গুচি যাওক। কিয়নো তেওঁলোকে দুষ্ট কাম নকৰালৈকে শুই নাথাকে; আৰু কোনো লোকক নপৰালৈকে তেওঁলোকৰ টোপনি আঁতৰাই দিয়া হয়। কিয়নো তেওঁলোকে দুষ্টতাৰ পিঠা খায় আৰু হিংসাৰ দ্ৰাক্ষাৰস পান কৰে। হিতোপদেশ ৪:১৪-১৭ পদ

লেবীয়া পুস্তক ১৮
১ পাছত যিহোৱাই মোচিক ক'লে,
২ ইস্ৰায়েলৰ সন্তানসকলক কোৱা আৰু তেওঁলোকক কোৱা, "মই তোমালোকৰ ঈশ্বৰ যিহোৱা।"
৩ তোমালোকে যি মিচৰ দেশত বাস কৰিছিলা, সেই মিচৰ দেশৰ কৰ্মৰ অনুসাৰে তোমালোকে নকৰিবা;
৪ তোমালোকে মোৰ বিচাৰবোৰ পালন কৰিবা আৰু তাত চলিবলৈ মোৰ নিয়মবোৰ পালন কৰিবা;
৫ এতেকে তোমালোকে মোৰ বিধি আৰু মোৰ বিধি পালন কৰিবা;
৬ তোমালোকৰ কোনোৱেই তেওঁৰ ওচৰৰ কোনো লোকৰ ওচৰলৈ গৈ নিজৰ উলংগতা প্ৰকাশ নকৰিবা।
৭ তোমাৰ পিতৃৰ উলংগতা বা মাতৃৰ উলংগতা তুমি উদঙাই নিদিবা; তুমি তাইৰ উলংগতা উন্মোচন নকৰিবা।
৮ তোমাৰ পিতৃৰ পত্নীৰ উলংগতা তুমি উলিয়াব নালাগে, সেয়া তোমাৰ পিতৃৰ উলংগতা।
৯ তোমাৰ ভনীয়েকৰ উলংগতা, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্ম হওক বা বিদেশত জন্ম হওক, তেওঁলোকৰ উলংগতাও তুমি উলিয়াব নালাগে।
১০ তোমাৰ পুত্ৰৰ জীয়েকৰ উলংগতা বা তোমাৰ জীয়েকৰ উলংগতা, তেওঁলোকৰ উলংগতাও তুমি উলিয়াব নালাগে, কিয়নো তেওঁলোকৰ উলংগতা তোমাৰ নিজৰ।

১১ তোমাৰ পিতৃৰ পৰা জন্ম হোৱা তোমাৰ পিতৃৰ পত্নীৰ কন্যাৰ উলংগতা, তাই তোমাৰ ভনীয়েক, তুমি তাইৰ উলংগতা প্ৰকাশ নকৰিবা।
১২ তুমি তোমাৰ পিতৃৰ ভনীয়েকৰ উলংগতা উলিয়াব নালাগে;
১৩ তুমি তোমাৰ মাতৃৰ ভনীয়েকৰ উলংগতা উলিয়াব নালাগে, কিয়নো তাই তোমাৰ মাকৰ ওচৰৰ আত্মীয়।
১৪ তুমি তোমাৰ পিতৃৰ ভায়েকৰ উলংগতা প্ৰকাশ নকৰিবা, তেওঁৰ পত্নীৰ ওচৰলৈ নাযাবা, তাই তোমাৰ পেহী।
১৫ তুমি তোমাৰ বোৱাৰীৰ উলংগতা উলিয়াব নালাগে, তাই তোমাৰ পুত্ৰৰ পত্নী; তুমি তাইৰ উলংগতা উন্মোচন নকৰিবা।
১৬ তুমি তোমাৰ ভায়েকৰ পত্নীৰ উলংগতা উলিয়াব নালাগে, সেয়া তোমাৰ ভায়েকৰ উলংগতা।
১৭ তুমি নাৰী আৰু তেওঁৰ কন্যাৰ উলংগতা উলিয়াব নালাগে, আৰু তেওঁৰ পুত্ৰৰ জীয়েক বা জীয়েকৰ জীয়েকক তেওঁৰ উলংগতা উলিয়াবলৈ নিদিব; কিয়নো তেওঁলোক তাইৰ ওচৰ-চুবুৰীয়া।
১৮ আৰু ভনীয়েকক বিৰক্ত কৰিবলৈ, তাইৰ উলংগতা উলিয়াবলৈ, তাইৰ জীৱনকালত আনজনৰ বাহিৰেও তাইৰ ভনীয়েকৰ ওচৰলৈ পত্নী নিব নালাগে।
১৯ আৰু যেতিয়ালৈকে নাৰীৰ অশুচিতাৰ বাবে পৃথক কৰা হ'ব, তেতিয়ালৈকে তুমি তেওঁৰ উলংগতা উলিয়াবলৈ ওচৰলৈ নাযাবা।
২০ তদুপৰি, আপুনি আপোনাৰ ওচৰ-চুবুৰীয়াৰ পত্নীৰ লগত শাৰীৰিকভাৱে শুব নালাগে।
২১ তোমাৰ বংশৰ কোনো এজনক জুইৰ মাজেৰে মলকলৈ যাবলৈ নিদিবা আৰু তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা।
২২ তুমি নাৰীজাতিৰ দৰে মানুহৰ লগত শুনা নকৰিবা, সেয়া ঘৃণনীয়।
২৩ আৰু কোনো জন্তুৰ লগত নিজকে অশুচি কৰিবলৈ শুৱাই নাযাবা;
২৪ এইবোৰৰ কোনো এটাতে তোমালোকে নিজকে অশুচি নকৰিবা, কিয়নো মই তোমালোকৰ সন্মুখত বাহিৰ কৰি দিয়া জাতিবোৰ এই সকলোতে অশুচি হৈ পৰিছে,
২৫ আৰু দেশ অশুচি হৈ গৈছে;
২৬ এতেকে তোমালোকে মোৰ বিধি আৰু মোৰ বিধি পালন কৰিবা, আৰু এই ঘৃণনীয় কাৰ্য্যবোৰৰ কোনো এটাও নকৰিবা; তোমালোকৰ নিজৰ জাতিৰ কোনো বা তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশী কোনো লোক
নহয়
;
২৯ কিয়নো যি কোনোৱে এই ঘৃণনীয় কামবোৰ কৰে, তেনে কৰা প্ৰাণকো তেওঁলোকৰ লোকসকলৰ মাজৰ পৰা বিচ্ছিন্ন কৰা হ'ব।
৩০ এতেকে তোমালোকে যাতে তোমালোকৰ আগত কৰা এই ঘৃণনীয় ৰীতি-নীতিবোৰৰ কোনো এটাও নকৰিবা আৰু তাত নিজকে অশুচি নকৰিবা, তাৰ বাবে মোৰ নিয়ম পালন কৰিব লাগিব।

...কিয়নো অহংকাৰত ধ্বংস আৰু বহুত বিপদ, আৰু অশ্লীলতাত ক্ষয় আৰু অত্যন্ত অভাৱ; Tobit 4:13

কিন্তু তেওঁ আৰু কয়, আপুনি শহাপহুৰ ফল নাখাব। কি উদ্দেশ্যেৰে? আমাক এই কথা বুজাবলৈ; তুমি ব্যভিচাৰী নহবা; আৰু এনে ব্যক্তিৰ লগত নিজকে তুলনা নকৰিবা। কাৰণ শহাপহুই প্ৰতি বছৰে নিজৰ গৰ্ভধাৰণৰ ঠাইবোৰ বহুগুণে বৃদ্ধি কৰে; আৰু যিমান বছৰ জীয়াই আছে, ইমান বছৰ আছে। আৰু হায়েনাৰ ফল নাখাবা; অৰ্থাৎ আকৌ ব্যভিচাৰী বা আনৰ বিনষ্টকাৰী নহ'ব; নতুবা এনেকুৱাৰ দৰে নহ'ব। আৰু কিয়? কাৰণ সেই জীৱটোৱে প্ৰতি বছৰে নিজৰ প্ৰকাৰ সলনি কৰে, আৰু কেতিয়াবা পুৰুষ আৰু কেতিয়াবা মাইকী হয়। যাৰ কাৰণে তেওঁ ভেঁকুৰক ন্যায্যভাৱে ঘৃণা কৰিছিল; যাতে

তেওঁলোকে এনে ব্যক্তিৰ দৰে নহয়, যিসকলে নিজৰ অশুচিতাৰ কাৰণে মুখেৰে দুষ্ট কাম কৰে; আৰু সেই অশুদ্ধ মহিলাসকলৰ লগত যোগ নহয়, যিসকলে নিজৰ মুখেৰে দুষ্ট কাম কৰে। কাৰণ সেই জন্তুটোৱে মুখেৰে গৰ্ভধাৰণ কৰে। বাৰ্ণবাৰ সাধাৰণ পত্ৰ ৯:৭-৯

বেশ্যা বেশ্যাৰ বাবে সকলো ৰুটি মিঠা, মৃত্যুৰ আগলৈকে এৰি নাযায়। যি মানুহে বিয়া ভাঙি হৃদয়ত এইদৰে কয়, “মোক কোনে দেখে?” মই আন্ধাৰেৰে আগুৰি ধৰিছো, দেৱালবোৰে মোক আবৰি ৰাখিছে, আৰু কোনো শৰীৰে মোক দেখা নাপায়; মই কি ভয় কৰিব লাগিব? সৰ্বোচ্চ মোৰ পাপবোৰ মনত নপৰে: এনে মানুহে মানুহৰ চকুলৈহে ভয় কৰে, আৰু মানুহৰ সকলো পথ চাই আৰু অতি গোপন অংশ বিবেচনা কৰি যে প্ৰভুৰ চকু সূৰ্য্যতকৈ দহ হাজাৰ গুণ উজ্জ্বল, সেই কথা নাজানে। তেওঁ সকলো বস্তু সৃষ্টি হোৱাৰ আগতেই জানিছিল; সেইদৰে সিবিলাক সিদ্ধ হোৱাৰ পাছত তেওঁ সকলোকে চালে। এই মানুহজনক নগৰৰ ৰাজপথত শাস্তি দিয়া হ’ব আৰু য’ত তেওঁ সন্দেহ নকৰে তাত তেওঁক লৈ যোৱা হ’ব। যি পত্নীয়ে স্বামীক এৰি আনৰ উত্তৰাধিকাৰী আনিব, তেওঁৰ লগতো এনেকৈ হ’ব। কিয়নো প্ৰথমে তাই সৰ্বোচ্চ ঈশ্বৰৰ বিধান অমান্য কৰিলে; আৰু দ্বিতীয়তে, তাই নিজৰ স্বামীৰ বিৰুদ্ধে অপৰাধ কৰিছে; আৰু তৃতীয়তে, তাই ব্যভিচাৰ কৰি বেশ্যা কৰি আন এজন পুৰুষৰ পৰা সন্তান জন্ম দিছে। উপদেশক ২৩:১৭-২৩

মোৰ প্ৰাণে তিনিবিধ মানুহক ঘৃণা কৰে আৰু তেওঁলোকৰ জীৱনত মই অতিশয় ক্ষুন্ন হওঁ: অহংকাৰী দৰিদ্ৰ, মিছলীয়া ধনী আৰু কাম কৰা বৃদ্ধ ব্যভিচাৰী। উপদেশক ২৫:২

বেশ্যাক থুই বুলি গণ্য কৰা হ’ব; কিন্তু বিবাহিত মহিলা স্বামীৰ বাবে মৃত্যুৰ বিৰুদ্ধে টাৱাৰ।
উপদেশক ২৬:২২

স্বীকাৰোক্তি, অনুতাপ আৰু পুনৰুদ্ধাৰ

কিয়নো ধাৰ্মিক মানুহ সাতবাৰ পতিত হয় আৰু পুনৰুত্থান হয়;
হিতোপদেশ ২৪:১৬

যি জনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁ সফল নহ’ব, কিন্তু যি জনে সেইবোৰ স্বীকাৰ কৰি ত্যাগ কৰে, তেওঁ দয়া পাব। হিতোপদেশ ২৮:১৩

হে মোৰ শত্ৰু, মোৰ বিৰুদ্ধে আনন্দ নকৰিবা; যেতিয়া মই আন্ধাৰত বহিম, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হ’ব।” মই যিহোৱাৰ ক্ৰোধ বহন কৰিম, কাৰণ মই তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ, যেতিয়ালৈকে তেওঁ মোৰ গোচৰৰ বিচাৰ নকৰে আৰু মোৰ কাৰণে বিচাৰ নকৰে; মীখা ৭:৮-৯ পদ

এতেকে ঈশ্বৰৰ পুত্ৰ যীচু, আকাশলৈ যোৱা এজন মহাপুৰোহিত আছে, আহক আমি আমাৰ স্বীকাৰোক্তি দৃঢ়তাৰে ধৰি ৰাখোঁ। কিয়নো আমাৰ দুৰ্বলতাৰ অনুভৱেৰে স্পৰ্শ কৰিব নোৱাৰা মহাপুৰোহিত নাই; কিন্তু সকলো দিশতে আমাৰ দৰে প্ৰলোভিত হৈছিল, তথাপিও পাপ নোহোৱাকৈ। এতেকে আমি দয়া পাবলৈ আৰু আৱশ্যকতাৰ সময়ত সহায় কৰিবলৈ অনুগ্ৰহ পাবলৈ সাহসেৰে অনুগ্ৰহৰ সিংহাসনলৈ আহক। ইব্ৰী ৪:১৫-১৬ পদ

যদি আমি আমাৰ পাপ স্বীকাৰ কৰোঁ, তেন্তে তেওঁ আমাৰ পাপ ক্ষমা কৰিবলৈ আৰু সকলো অধাৰ্মিকতাৰ পৰা পৰিষ্কাৰ কৰিবলৈ বিশ্বাসী আৰু ন্যায়পৰায়ণ। ১ যোহন ১:৯

কিন্তু অনুতাপ কৰা সকলক তেওঁ তেওঁলোকক উভতি যাবলৈ অনুমতি দিলে আৰু ধৈৰ্য্যত ব্যৰ্থ হোৱাসকলক সান্ত্বনা দিলে। প্ৰভুৰ ওচৰলৈ উভতি যোৱা আৰু তোমাৰ পাপ ত্যাগ কৰা, তেওঁৰ সন্মুখত তোমাৰ প্ৰাৰ্থনা কৰা আৰু কম অপৰাধ কৰা। সৰ্বোচ্চজনৰ ওচৰলৈ ঘূৰি আহক আৰু অপৰাধৰ পৰা আঁতৰি যাওক, কিয়নো তেওঁ তোমাক অন্ধকাৰৰ পৰা স্বাস্থ্যৰ পোহৰলৈ লৈ যাব আৰু ঘৃণনীয় কাৰ্য্যক তীব্ৰভাৱে ঘৃণা কৰিব। উপদেশক ১৭:২৪-২৬

মোৰ ল'ৰা, তুমি পাপ কৰিলেনে? আৰু তেনে নকৰিবা, কিন্তু তোমাৰ আগৰ পাপৰ বাবে ক্ষমা বিচাৰিবা। সাপৰ মুখৰ দৰে পাপৰ পৰা পলায়ন কৰা, কিয়নো তুমি যদি পাপৰ ওচৰলৈ আহে, তেন্তে ই তোমাক কামোৰিব; উপদেশক ২১:১-২

হে ঈশ্বৰ, তোমাৰ দয়া অনুসাৰে মোক দয়া কৰা; মোৰ অপৰাধৰ পৰা মোক সম্পূৰ্ণৰূপে ধুই দিয়া আৰু মোৰ পাপৰ পৰা মোক শুচি কৰা। কিয়নো মই মোৰ অপৰাধ স্বীকাৰ কৰোঁ, আৰু মোৰ পাপ চিৰকাল মোৰ সন্মুখত আছে। কেৱল তোমাৰ বিৰুদ্ধে মই পাপ কৰিলোঁ আৰু তোমাৰ দৃষ্টিত এই বেয়া কাম কৰিলোঁ; চোৱা, মই অধৰ্মত গঢ় লৈ উঠিলোঁ; আৰু পাপত মোৰ মায়ে মোক গৰ্ভধাৰণ কৰিলে। চোৱা, তুমি অন্তৰ্ভাগত সত্যৰ কামনা কৰিছা, আৰু লুকাই থকা অংশত তুমি মোক প্ৰজ্ঞাৰ পৰিচয় দিবা। মোক হিচপেৰে শুচি কৰা, মই পৰিষ্কাৰ হ'ম, মোক ধুই দিয়া, মই বৰফতকৈও বগা হ'ম। মোক আনন্দ আৰু আনন্দ শুনিবলৈ দিয়া; যাতে তুমি ভাঙি দিয়া হাড়বোৰ আনন্দিত হয়।" মোৰ পাপৰ পৰা তোমাৰ মুখ লুকুৱাই ৰখা আৰু মোৰ সকলো অপৰাধ মচি পেলোৱা। হে ঈশ্বৰ, মোৰ মাজত এটা পৰিষ্কাৰ হৃদয় সৃষ্টি কৰা; আৰু মোৰ ভিতৰত এটা সঠিক আত্মা নবীকৰণ কৰক। মোক তোমাৰ সন্মুখৰ পৰা আঁতৰাই নিদিবা; আৰু তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা কাঢ়ি নিদিবা।" তোমাৰ পৰিত্ৰাণৰ আনন্দ মোৰ ওচৰলৈ ঘূৰাই দিয়া; আৰু তোমাৰ মুক্ত আত্মাৰে মোক ৰক্ষা কৰা। তেতিয়া মই অপৰাধীক তোমাৰ পথ শিকাম; আৰু পাপীসকল তোমাৰ ওচৰলৈ ধৰ্মান্তৰিত হ'ব।" হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক ৰক্তদোষৰ পৰা উদ্ধাৰ কৰা; হে প্ৰভু, মোৰ ওঁঠ মেলি দিয়া; আৰু মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰকাশ কৰিব। কিয়নো তুমি বলিদানৰ কামনা কৰা নাই; অন্যথা মই ইয়াক দিম, তুমি হোমবলিত আনন্দিত নহয়। ঈশ্বৰৰ বলিদানবোৰ এটা ভগ্ন আত্মা: এটা ভগ্ন আৰু এটা অনুশোচনা কৰা হৃদয়, হে ঈশ্বৰ, তুমি তুচ্ছজ্ঞান নকৰিবা। চিয়োনৰ প্ৰতি তোমাৰ ভাল কাম কৰা, যিৰূচালেমৰ দেৱাল নিৰ্মাণ কৰা। তেতিয়া তুমি ধাৰ্ম্মিকতাৰ বলিদান, হোমবলি আৰু সম্পূৰ্ণ হোমবলিত সন্তুষ্ট হ'বা; গীতমালা ৫১

যীচুৱে জলপানৰ পৰ্ব্বতলৈ গ'ল। ৰাতিপুৱাই তেওঁ পুনৰ মন্দিৰলৈ আহিল আৰু সকলো লোক তেওঁৰ ওচৰলৈ আহিল; আৰু তেওঁ বহি তেওঁলোকক শিক্ষা দিলে। অধ্যাপক আৰু ফৰীচীসকলে ব্যভিচাৰ কৰি ধৰা এগৰাকী মহিলাক তেওঁৰ ওচৰলৈ আনিলে; আৰু যেতিয়া তেওঁলোকে তাইক মাজত ৰাখিলে, তেতিয়া তেওঁলোকে তেওঁক ক'লে, "গুৰু, এই মহিলাগৰাকীক ব্যভিচাৰ কৰি লোৱা হ'ল।" মোচিয়ে বিধানত আমাক আজ্ঞা দিছিল যে, তেনেকুৱাক শিলগুটি মাৰিব লাগে; এই কথা তেওঁলোকে তেওঁক প্ৰলোভিত কৰি ক'লে, যাতে তেওঁলোকে তেওঁৰ বিৰুদ্ধে অভিযোগ দিব লাগে। কিন্তু যীচুৱে কুঁৰলি হৈ আঙুলিৰে মাটিত লিখিলে, যেন তেওঁ সেইবোৰৰ কথা শুনা নাই। তেতিয়া তেওঁলোকে তেওঁক সুধিলে, তেওঁ ওপৰলৈ উঠি তেওঁলোকক ক'লে, "তোমালোকৰ মাজত যি কোনো পাপহীন, তেওঁ প্ৰথমে তাইৰ ওপৰত শিল নিক্ষেপ কৰক।" আৰু আকৌ কুঁজৰাই মাটিত লিখিলে। এই কথা শুনা সকলে নিজৰ বিবেকৰ দ্বাৰা দোষী সাব্যস্ত হৈ এজন এজনকৈ ডাঙৰৰ পৰা আৰম্ভ কৰি শেষলৈকে ওলাই গ'ল; যীচুৱে ওপৰলৈ উঠি আহি মহিলাগৰাকীৰ বাহিৰে আন কাকো দেখা নাপালে, তেতিয়া তেওঁ তাইক ক'লে, "হে মহিলা, তোমাৰ অভিযোগকাৰীসকল ক'ত আছে?" কোনেও তোমাক দোষী সাব্যস্ত কৰা নাইনে? তাই ক'লে, মানুহ নহয় প্ৰভু। যীচুৱে তাইক ক'লে, "মইও তোমাক দোষী সাব্যস্ত কৰা নাই;

যোহন ৮:১-১১

ৰোমীয়া ৭:৭-২৫
৭ তেন্তে আমি কি ক'ম? বিধান পাপ নেকি? ভগৱানে নকৰক। নহয়, মই পাপক জনা নাছিলোঁ, কিন্তু বিধানৰ দ্বাৰাই, কিয়নো বিধানে লোভ নকৰিবা বুলি কোৱাৰ বাহিৰে মই কামনাক জনা নাছিলোঁ।
৮ কিন্তু পাপে আজ্ঞাৰ দ্বাৰাই মোৰ মাজত সকলো ধৰণৰ লোভৰ সৃষ্টি কৰিলে। কিয়নো বিধানৰ অবিহনে পাপ মৃত আছিল।
৯ কিয়নো মই এবাৰ বিধানৰ অবিহনে জীয়াই আছিলো;
১০ আৰু যি আজ্ঞাক জীৱনৰ বাবে নিযুক্ত কৰা হৈছিল, সেই আজ্ঞা মই মৃত্যুৰ বাবে পালোঁ।
১১ কিয়নো পাপে আজ্ঞাৰ দ্বাৰাই মোক প্ৰতাৰণা কৰিলে আৰু তাৰ দ্বাৰাই মোক বধ কৰিলে।
১২ এতেকে বিধান পবিত্ৰ, আৰু আজ্ঞা পবিত্ৰ, ন্যায়পৰায়ণ আৰু ভাল।
১৩ তেন্তে ভাল বস্তুৱে মোৰ কাৰণে মৃত্যু হ'ল নেকি? ভগৱানে নকৰক। কিন্তু পাপ যেন পাপ যেন লাগে, আৰু ভালৰ দ্বাৰাই মোৰ মাজত মৃত্যু ঘটায়; যাতে আজ্ঞাৰ দ্বাৰাই পাপ অতিশয় পাপী হৈ পৰে।
১৪ কিয়নো আমি জানো যে বিধান আধ্যাত্মিক;
১৫ কিয়নো মই যি কৰো, তাক মই নিদিওঁ; কিন্তু মই যিটো ঘৃণা কৰো, সেইটোৱেই কৰো।
১৬ তেন্তে মই যদি নিবিচৰা কাম কৰো, তেন্তে বিধান ভাল বুলি মই সন্মতি দিওঁ।
১৭ এতিয়া আৰু মই সেই কাম কৰা নাই, কিন্তু মোৰ মাজত বাস কৰা পাপহে।
১৮ কিয়নো মই জানো যে মোৰ মাজত (অৰ্থাৎ মোৰ মাংসত) কোনো ভাল বস্তু নাথাকে; কিন্তু ভাল কাম কেনেকৈ কৰিব লাগে মই নাপাওঁ।
১৯ কিয়নো মই যি ভাল কাম কৰিব বিচাৰো, তাক মই নকৰোঁ;
২০ মই যদি নিবিচৰা কাম কৰো, তেন্তে মই আৰু সেই কাম কৰা নাই, কিন্তু মোৰ মাজত বাস কৰা পাপহে।
২১ তেতিয়া মই এটা বিধান পাওঁ যে যেতিয়া মই ভাল কাম কৰিব বিচাৰো, তেতিয়া মোৰ লগত বেয়া থাকে।
২২ কিয়নো মই অন্তৰ্নিহিত মানুহৰ অনুসাৰে ঈশ্বৰৰ বিধানত আনন্দিত হওঁ।
২৩ কিন্তু মই মোৰ অংগবোৰত আন এটা বিধান দেখিছোঁ, যি মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰি মোক মোৰ অংগবোৰত থকা পাপৰ বিধানৰ বন্দী কৰি ৰাখিছে।
২৪ হে দুখীয়া মানুহ যে মই! এই মৃত্যুৰ শৰীৰৰ পৰা মোক কোনে উদ্ধাৰ কৰিব?
২৫ মই আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰক ধন্যবাদ জনাইছো। গতিকে মই নিজে মনেৰে ঈশ্বৰৰ বিধানৰ সেৱা কৰোঁ; কিন্তু মাংসৰ লগত পাপৰ বিধান।

মানুহৰ সাধাৰণ পৰীক্ষাৰ বাহিৰে আন কোনো পৰীক্ষাই তোমালোকক আহিব পৰা নাই; কিন্তু তোমালোকে সহ্য কৰিব পৰাকৈ প্ৰলোভনৰ সৈতে পলায়নৰ বাটও উলিয়াব।" ১ কৰিন্থীয়া ১০:১৩ পদ

ইয়াৰ পাছত ইহুদীসকলৰ ভোজ আছিল; আৰু যীচুৱে যিৰূচালেমলৈ উঠি গ'ল। যিৰূচালেমত ভেড়াৰ বজাৰৰ কাষত পাঁচটা বাৰাণ্ডা থকা এটা পুখুৰী আছে, যাক ইব্ৰী ভাষাত বেথেচদা বুলি কোৱা হয়। এইবোৰৰ মাজত অন্ধ, থমকি ৰোৱা, শুকাই যোৱা, পানীৰ গতিৰ বাবে অপেক্ষা কৰি থকা অক্ষম লোকৰ এক বৃহৎ জনসমাগম পৰি আছিল। কিয়নো এটা সময়ত এজন স্বৰ্গদূতে পুখুৰীলৈ নামি আহি পানীত অশান্তি দিলে; তাতে আঠত্ৰিশ বছৰ ধৰি অসুস্থ এজন মানুহ আছিল। যেতিয়া যীচুৱে তেওঁক শুই থকা দেখিলে আৰু তেওঁ এই ক্ষেত্ৰত বহুদিন ধৰি আছে বুলি জানিলে, তেতিয়া তেওঁ তেওঁক ক'লে, "তুমি সুস্থ হ'ব বিচাৰিছানে?" নপুংসক মানুহজনে তেওঁক উত্তৰ দিলে, "হে প্ৰভু, মোৰ কোনো মানুহ নাই, যেতিয়া পানী লাগি যায়, তেতিয়া মোক পুখুৰীত ভৰাই দিব; যীচুৱে তেওঁক ক'লে, "উঠা, তোমাৰ বিচনাখন তুলি লৈ যোৱা।" লগে লগে মানুহজন সুস্থ হৈ উঠিল আৰু বিচনাখন তুলি লৈ খোজ কাঢ়িলে

আৰু সেইদিনা বিশ্ৰামবাৰ আছিল। ইহুদীসকলে সুস্থ হোৱা জনক ক'লে, “বিশ্ৰামবাৰ।” তেওঁ তেওঁলোকক উত্তৰ দিলে, যি জনে মোক সুস্থ কৰি তুলিলে, তেওঁ মোক ক'লে, “তোমাৰ বিচনাখন তুলি লৈ খোজ কাঢ়ি যোৱা।” তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তোমাক ক'লে, “তোমাৰ বিচনাখন তুলি লৈ খোজ কাঢ়ি যোৱা?” আৰু যিজনে সুস্থ হৈ উঠিল, তেওঁ কোন সেইটো নাজানিলে; তাৰ পাছত যীচুৱে তেওঁক মন্দিৰত পাই তেওঁক ক'লে, “চোৱা, তুমি সুস্থ হৈছা; যোহন ৫:১-১৪

সকলো অধ্যৱসায়েৰে তোমাৰ হৃদয় ৰক্ষা কৰা; কাৰণ ইয়াৰ পৰাই জীৱনৰ বিষয়বোৰ ওলাই আহে। হিতোপদেশ ৪:২৩

প্ৰভুক পোৱাৰ সময়ত তোমালোকে তেওঁক বিচাৰিবা, তেওঁ ওচৰত থকাৰ সময়ত তেওঁক মাতিবা: দুষ্টই নিজৰ পথ আৰু অধাৰ্মিক লোকে নিজৰ চিন্তা ত্যাগ কৰক; আৰু আমাৰ ঈশ্বৰলৈ, কিয়নো তেওঁ প্ৰচুৰ ক্ষমা কৰিব।” যিচয়া ৫৫:৬-৭

সকলো বেয়াৰ পৰা বিৰত থাকক। ১ থিচলনীকীয়া ৫:২২

প্ৰথমে বিশ্বাস কৰক যে এজন ঈশ্বৰ আছে যিয়ে অশূন্য বস্তুৰ সকলো বস্তু সৃষ্টি কৰিলে আৰু এটা সত্তা হিচাপে গঢ়ি তুলিলে। তেওঁ সকলো বস্তু বুজি পায়, আৰু মাত্ৰ অপৰিসীম, কোনোৱে বুজিব নোৱাৰে। যাক কোনো শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰি, মনেৰেও কল্পনা কৰিব নোৱাৰি। এতেকে তেওঁক বিশ্বাস কৰা; আৰু তেওঁক ভয় কৰা; আৰু তেওঁক ভয় কৰি সকলো বেয়াৰ পৰা বিৰত থাকক। এই আজ্ঞাবোৰ পালন কৰি সকলো কামনা আৰু অধৰ্ম তোমাৰ পৰা আঁতৰাই ধাৰ্ম্মিকতা পিন্ধা, আৰু এই আজ্ঞা পালন কৰিলে তুমি ঈশ্বৰৰ বাবে জীয়াই থাকিবা।
হাৰ্মাছৰ দ্বিতীয় পুস্তক ১:১-৫